



**OFFICE OF THE MISSION DIRECTOR  
RASHTRIYA UCHCHATAR SHIKSHA ABHIYAN, ASSAM  
KAHILIPARA, GUWAHATI-781019  
Email ID: rusassam@gmail.com, rusa-assam@assam.gov.in  
Phone No.-0361-2382626, Website: www.rusa.assam.gov.in**

---

প্ৰেছ বিজ্ঞপ্তি

উচ্চ শিক্ষাৰ ক্ষেত্ৰখনিত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (ৰুচা) , অসমৰ নতুন সংযোজন :  
“হায়াৰ এডুকেছন ইনফৰমেছন চিষ্টেমৰ অধীনত” “ষ্টুডেণ্ট এডমিছন ইনফৰমেছন ছিষ্টেম” ৰ  
মুকলি

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (ৰুচা), অসমৰ বিভিন্ন উল্লেখনীয় নতুন পদক্ষেপ সমূহৰ ভিতৰত এটি অন্যতম হৈছে, “হায়াৰ এডুকেছন ইনফৰমেছন ছিষ্টেম” স্থাপন। ৰুচা অসমৰ এই ছিষ্টেমত, অসমৰ সকলোবোৰ উচ্চশিক্ষা প্ৰতিষ্ঠানৰ তলত উল্লেখিত তথ্য সমূহ সংগ্ৰহ কৰি সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে-

- ক) উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ তথ্য।
- খ) ছাত্ৰ- ছাত্ৰীৰ নাম ভৰ্তিকৰণৰ বাবে লাগতিয়াল তথ্য।
- গ) অধ্যাপক -অধ্যাপিকাৰ বিতং তথ্য আৰু
- ঘ) ছাত্ৰ- ছাত্ৰীৰ তথ্য।

এই তথ্য চিষ্টেমৰ প্ৰথম স্তৰত ৰুচা অসমৰ অধীনত ইতিমধ্যে “উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ তথ্য” আৰু “ছাত্ৰ- ছাত্ৰীৰ নাম ভৰ্তিকৰণৰ বাবে লাগতিয়াল তথ্য” যুগুত কৰি “ষ্টুডেণ্ট এডমিছন ইনফৰমেছন ছিষ্টেম” নাম দি জনসাধাৰণৰ বাবে আজি ২৬-৬-২০২০ তাৰিখে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত ও সচিব শ্ৰীযুত প্ৰীতম শইকীয়া, আই এ এছ, ডাঙৰীয়াই ৰাইজৰ বাবে মুকলি কৰি দিয়ে। উক্ত অনুষ্ঠানত উপস্থিত আছিল উচ্চ শিক্ষা বিভাগৰ সচিব তথা ৰুচা অসমৰ সঞ্চালক প্ৰধান ড<sup>০</sup> দীপক মজুমদাৰ।

এই তথ্যসমূহ সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে ৰুচা অসমে ইতিমধ্যে নিজা বৰীয়াকৈ ছফটৱাৰ প্ৰস্তুত কৰি উলিয়াইছে। এই ছফটৱেৰত সংৰক্ষিত তথ্য সমূহক বছৰৰ এটি নিৰ্দিষ্ট সময়ত অদ্যাবদি কৰা হ'ব।

এই তথ্য কেন্দ্ৰৰ আৰম্ভণি হিচাপে, ইতিমধ্যে ১৫৯ খন মহাবিদ্যালয়ৰ তথ্য চিষ্টেমত ৰখা হৈছে। এই মহাবিদ্যালয় সমূহৰ অন্যতম হৈছে NAAC ৰ মান্যতা A, B++ আৰু B+ থকা মহাবিদ্যালয়সমূহ, গুৱাহাটী মহানগৰীৰ মহাবিদ্যালয়সমূহ আৰু লগতে ৰাজ্যখনৰ মহিলা মহাবিদ্যালয়সমূহ। অনাগত দিনত ৰাজ্যখনৰ সকলোবোৰ উচ্চ শিক্ষানুষ্ঠানৰ তথ্য এই কেন্দ্ৰটোত যুগুত কৰি ৰখা হ'ব। ৰুচা অসমৰ এই চিষ্টেমটি, নিজা কাৰ্যালয়ৰ প্ৰথম মহলাত স্থায়ীভাৱে স্থাপন কৰা হ'ব।

এই চিষ্টেমত সংৰক্ষিত উচ্চ শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন লাগতীয়াল তথ্য সমূহ ছাত্ৰ- ছাত্ৰী তথা অভিভাৱক সকলে বিভিন্ন উপাদান অনলাইনতে “Search” কৰি বিছাৰি উলিয়াব পাৰিব। মহাবিদ্যালয়ত নামভৰ্ত্তিকৰণৰ বাবে সাজু থকা ছাত্ৰ- ছাত্ৰী সকলৰ বাবে মহাবিদ্যালয়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত এই চিষ্টেমত সংৰক্ষিত তথ্য অতিকৈ গুৰুত্বপূৰ্ণ হ'ব বুলি আশা কৰা হৈছে।

এই চিষ্টেমৰ লিংক হৈছে <http://www.highereducationinfoassam.com>

উক্ত অনুষ্ঠানতে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (ৰুচা), অসমৰ “ই- মেগাজিন -প্ৰজ্ঞা” অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত ও সচিব শ্ৰীযুত প্ৰীতম শইকীয়া, আই এ এছ, ডাঙৰীয়াই মুকলি কৰে আৰু ইয়াৰ দ্বাৰা ৰাইজৰ মাজত উচ্চ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপ সমূহ উচিত ভাৱে প্ৰচাৰ হ'ব বুলি আশা প্ৰকাশ কৰে। এই মেগাজিনৰ লিংক হৈছে <http://www.rusaassamemagazine.com>

এই অনুষ্ঠানৰ লগতে ১৯ খন মহাবিদ্যালয়লৈ ৰুচাৰ বিভিন্ন আৰ্চনিৰ অধীনত সৰ্বমুঠ ৫.২৬ কোটি টকা “Video Conferencing” যোগে মুকলি কৰি দিয়া হয়।

মিছন সঞ্চালক

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (ৰুচা)